

केनरा बैंक Canara Bank

भारत सरकार का उपक्रम A Government of India Undertaking

सिंडिकेट Syndicate



फोटो
Photo

For Office use only

केनरा कार्यालय ब्यवहार बाले लोन अकाउण्ट नं :

For Office use only: LOAN A/C No.

ग्राहक आईडी :

Customer ID:

एछ.बि.ए / चि नं :

S.B.A/C No.:

प्रति

To

प्रबन्धक / ज्येष्ठ प्रबन्धक

The Manager/Sr. Manager

कानाडा बैंक

CANARA BANK

..... शाखा/ BRANCH

.....

2,00,000/- टका पर्यन्त कृषि ऋण सुविधा बाले

साधारण आवेदन प्र-पत्र तथा मूल्यायन प्रतिवेदन

(केनरा ब्यक्तिगत बाले)

COMMON APPLICATION FORM CUM APPRAISAL REPORT

FOR CREDIT FACILITIES FOR AGRICULTURAL LOAN UPTO RS. 2,00,000/-

(FOR INDIVIDUALS ONLY)

मई इया बाला आपोनाक उद्देश्य बाले टका (..... टका मात्र) एटि ऋण
मंजूर करिबलै अनुबोध जनालो। मई याबतीय नथि-पत्र दाखिल करिबलो।

I HEREBY REQUEST YOU TO GRANT ME A LOAN OF RS..... (Rupees..... ONLY)
FOR THE PURPOSE OF I HEREBY FURNISH THE NECESSARY PARTICULARS.

1. विवरण

PARTICULARS

नाम आरु सम्पूर्ण ठिकना NAME & COMPLETE ADDRESS बर्ग CATEGORY संखालघु सम्प्रदाय खेतियकर बर्ग MINORITY COMMUNITY CATEGORY OF FARMER	 पिता/सामी / S/oD/o/W/o..... टेलिफोन नं / TEL NO..... एछटि/ SC ☐ एछटि/ ST ☐ बिचि/ BC ☐ अ-बिचि/ OBC ☐ अन्यान्य / OTHERS ☐ लिंग : /SEX: पुरुष/ महिला/ तृतीय लिंग/ MALE/FEMALE/TRANSGENDER ख्रिष्टान/Christian ☐ मुसलिम/ Muslim ☐ शिख/ Sikh ☐ पाटी/ Zoroastrian ☐ बौद्ध/Buddhist ☐ उपासत/Marginal ☐ छुद्र/Small ☐ अन्यान्य/ Others ☐ कृषि श्रमिक/ Agrl. Labourer ☐ भाबतीय कृषक/ Tenant Farmer ☐ आधार नं Aadhar No. :
--	---

2. मालिकानाशीन सम्पत्ति ब विवरण PARTICULARS OF ASSETS OWNED	विवरण	मूल्य (टकात)
i) वर्तित भूमि आरु भवन लगते चाबिसीमा Existing lands & buildings With Boundaries		
ii) पशुधन LIVESTOCK		
iii) कृषि यन्त्रपाति आरु सा-सबज्जाम FARM MACHINERY & EQUIPMENTS		
iv) हात/बेक आदित थका नगद धन Cash in hand/Bank, etc.		
v) अन्यान्य विनियोग (निर्दिष्ट करक) OTHER INVESTMENTS (specify) लीजत दिया भूमिब फेदत लीजब विवरण, (लीज ठिका चुक्तिब प्रकार, भूमिब गबाकीब नाम आरु ठिकना, लीजब पार्मिट) Particulars of Lease in respect of Leased Lands, (Types of Lease Contract Agreement, Land Owner Name & Address, permit of Lease)		

3. বর্তিত বেংক / ঋণ একাউন্ট সুবিধা আৰু ঋণভাৰ, যদি আছে EXISTING BANK/LOAN ACCOUNT FACILITIES AND LIABILITIES, if any							পৰিমাণ টকাত Amt. in Rs.
বেংক/বিত্তীয় প্রতিষ্ঠান	ঋণ একাউন্ট নং	উদ্দেশ্য	ঋণ গ্রহণৰ তাৰিখ/বৰ্ষ	সীমা	ঋণভাৰ		সময়ত অপৰিশোধিত, যদি আছে
					প্রত্যক্ষ	পৰোক্ষ	
Bank/Financial Institutions	Loan A/c No.	Purpose	Date/Year of Availment	Limit	Liabilities		Overdues, if any
					Direct	Indirect	

4. আমাৰ শাখাৰ পৰা কৃষিপামৰ দূৰত্ব কৃষিপাম ঘৰ কিঃমিঃ
DISTANCE OF FARM FROM OUR BRANCH FARM HOUSE KM

5. আজিৰ তাৰিখলৈ ভূমি ৰাজহ আৰু অন্যান্য কৰ পৰিশোধ কৰা হৈছে নে নাই : হৈছে ☐ নাই হোৱা ☐
WHETHER LAND REVENUE & OTHER TAXES HAVE BEEN PAID UPTO DATE: YES ☐ NO ☐

6. প্রধান জীৱিকা / ব্যৱসায় অভিজ্ঞতা (বছৰত) বছৰ
MAIN OCCUPATION/BUSINESS..... EXPERIENCE (in years) years

7. বিত্তীয় আৱশ্যকতাৰ বিৱৰণ
DETAILS OF FINANCIAL REQUIREMENTS

7.1 কৃষাণ ক্রেডিট কাৰ্ড শস্য উৎপাদন / কেচিচি-কৃষি মিত্ৰ - কামৰ মূলধন :
Kisan Credit Card Crop Production / KCC - Krishi Mitra - WORKING CAPITAL

বতৰ SEASON	শস্য CROP	শস্য সিঁচা / চপোৱাৰ মাহ MONTH OF SOWING/HARVESTING	খেতিৰ এলেকা (একৰত) AREA OF CULTIVATION (Acres)		বিত্তৰ নিৰিখ (টকাত) SCALE OF FINANCE (in Rs.)	ঋণৰ পৰিমাণ (টকাত) LOAN AMOUNT (in Rs.)
			Sy. No.	Area		

b) শস্য চপোৱাৰ পিছত / ঘৰুৱা ব্যৱহাৰৰ আৱশ্যকতা (সীমাৰ 10%) Post harvest/household/consumption requirements (10% of the limit)	
c) কৃষি সম্পত্তিৰ মেৰামতি আৰু চোৱাচিতাৰ খৰচ (সীমাৰ 20%) Repairs and maintenance expenses of farm assets (20% of the limit)	
d) PAIS, স্বাস্থ্য বীমা আৰু সম্পত্তি বীমাকে ধৰি শস্য বীমা আৰু / অথবা দুৰ্ঘটনা বীমা Crop insurance and / or accident insurance including PAIS, health, insurance & asset insurance.	
..... মুঠ / TOTAL	

7.2 কেচিচি ডব্লিউচি সংযুক্ত
KCC WC allied

কাম-কাজৰ প্ৰকৃতি Nature of Activity	বিল্ডৰ পৰিসৰ (টকাত) Scale of Finance (Rs.)	প্ৰয়োজনীয় ঋণৰাশিৰ পৰিমাণ (টকাত) Loan Amt. Required (Rs.)

7.3. আৱশ্যকীয় বিনিয়োগ ঋণ / উন্নয়ন ঋণ / অন্যান্য উদ্দেশ্য :
INVESTMENT LOANS/DEVELOPMENT LOAN REQUIREMENTS/OTHER PURPOSES :

ক্ৰয় কৰিবলগীয়া সম্পত্তিৰ প্ৰকাৰ / উন্নয়নমূলক কামৰ প্ৰকৃতি / অন্যান্য উদ্দেশ্য TYPE OF THE ASSETS TO BE PURCHASED/ NATURE OF DEVELOPMENT WORK/ OTHER PURPOSES	ব্যয় COST	ৰাজসাহায্য যদি থাকে SUBSIDY if any	মার্জিন MARGIN	আৱশ্যকীয় ঋণৰাশিৰ পৰিমাণ (টকা) LOAN AMOUNT REQUIRED (Rs.)
মুঠ / TOTAL				

8. প্ৰতিভূতি : প্ৰতিভূতিৰ প্ৰকৃতি আৰু মূল্য :
SECURITY : NATURE OF SECURITY AND VALUE:

9.1 মোৰ বাৰ্ষিক সৰ্বমুঠ আয় হৈছে টকা
MY ANNUAL GROSS INCOME IS Rs.....
ৰাহি : সকলো খৰচ পূৰণ কৰাৰ পাছত ঋণ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ মোৰ হাতত থাকিব টকা।

9.2 SURPLUS: AFTER MEETING ALL THE EXPENSES I SHALL BE LEFT OUT ANNUALLY WITH Rs..... TO MEETING THE LOAN COMMITMENT.

আমাৰ বেংকৰ অধ্যক্ষ / সঞ্চালক / অন্য যিকোনো বেংক, আমাৰ বেংকৰ কোনো কৰ্মচাৰীৰ সৈতে সম্পৰ্ক আছে নেকি : আছে / নাই। যদি আছে সম্পৰ্কৰ বিৱৰণ দিব।
Whether related to the Chairman / Directors of our Bank/any other Bank, any employees of our Bank: YES / NO If Yes, Details Of Relationship:

10. ঘোষণা :
DECLARATION:

A) মই / আমি ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে ওপৰত দিয়া বিশেষ তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য আৰু শুদ্ধ। মই প্ৰস্তাৱিত ঋণৰ সন্দৰ্ভত বেংকৰ চৰ্ত আৰু নিয়মসমূহ মানি চলিম আৰু সময়ে সময়ে প্ৰয়োজনীয় সকলো যাবতীয় তথ্য আপোনাক প্ৰদান কৰিম।
I/WE HEREBY DECLARE THAT THE PARTICULARS GIVEN ABOVE ARE TRUE AND CORRECT TO THE BEST OF MY KNOWLEDGE AND BELIEF. I SHALL ABIDE BY THE TERMS AND CONDITIONS OF THE BANK IN RESPECT OF THE PROPOSED LOAN AND TO FURNISH YOU WITH ALL THE PARTICULARS REQUIRED FROM TIME TO TIME.

B) মই / আমি ইয়াৰ দ্বাৰা বেংকক বেংকত মোৰ ঋণ একাউণ্টৰ সৈতে জড়িত সকলো বা কোনো বিশেষ তথ্য বা বিৱৰণ বেংকে নিজৰ নিয়ম / নীতিৰ অধীনত প্ৰয়োজনীয় বা বাঞ্ছনীয় বুলি বিবেচনা কৰিলে অন্য কোনো বিত্তীয় প্ৰতিষ্ঠান / চৰকাৰ/ কোনো এজেন্সিক প্ৰকাশ কৰিবলৈ

কর্তৃত্ব দিছো।

I/WE HEREBY AUTHORISE THE BANK TO DISCLOSE ALL OR ANY PARTICULARS OR DETAILS OF INFORMATION RELATING TO MY LOAN ACCOUNT WITH THE BANK TO ANY OTHER FINANCIAL INSTITUTION/GOVT. / ANY AGENCY / IES AS MAY BE CONSIDERED NECESSARY OR DESIRABLE BY THE BANK UNDER ITS RULES/NORMS.

- C) মই /আমি ইয়াৰ দ্বাৰা ঘোষণা কৰো যে আবেদনৰ তাৰিখত প্রদান কৰা বিৱৰণৰ বাহিৰে মই আন কোনো এজেন্সীৰ পৰা কোনো ঋণ লোৱা নাই। যিটো উদ্দেশ্যৰ বাবে মোক ঋণ প্রদান কৰা হৈছে সেই উদ্দেশ্যত ঋণ ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছো। বেংকৰ অনুমতি অবিহনে আন কোনো এজেন্সীৰ পৰা ঋণ লোৱা নহ'ব বুলি মই প্ৰতিশ্ৰুতি দিছো।

I/WE HEREBY DECLARE THAT I HAVE NO BORROWINGS FROM ANY OTHER AGENCY AS ON DATE OF THE APPLICATION OTHER THAN THE DETAILS FURNISHED. I UNDERTAKE TO UTILISE THE LOAN AMOUNT FOR THE PURPOSE FOR WHICH IT IS GRANTED. I UNDERTAKE NOT TO BORROW FROM ANY OTHER AGENCY WITHOUT THE PERMISSION OF THE BANK.

- D) বেংকে মোক দিয়া ঋণ / অগ্রিম ধনৰ পূৰ্বচৰ্ত হিচাপে মই / আমি ইয়াৰ দ্বাৰা এই কথাত সন্মত যে ঋণ / অগ্রিম পৰিশোধ বা ইয়াৰ সুত পৰিশোধ কৰাত গাফিলতি হোৱাৰ ক্ষেত্ৰত আৰু ঋণৰ যিকোনো চুক্তিবদ্ধ কিস্তি সময়সীমা / নিৰ্ধাৰিত সময়ত পৰিশোধ কৰাত ব্যৰ্থ হ'লে বেংক বা আৰ বি আহয়ে তেওঁলোকৰ নিৰপেক্ষ বিবেচনা অনুসৰি উপযুক্ত বুলি ভাবিলে বেংক বা আৰ বি আইৰ মোৰ নাম ঋণচুৰি বা দোষী হিচাপে ঘোষণা বা প্ৰকাশ কৰাৰ সৰ্বোচ্চ অধিকাৰ থাকিব।

I/WE HEREBY AGREE AS A PRECONDITION OF THE LOAN/ADVANCES GIVEN TO ME BY THE BANK THAT IN CASE THERE IS DEFAULT IN THE REPAYMENT OF THE LOAN/ADVANCES OR IN THE REPAYMENT OF INTEREST THEREON AND ANY OF THE AGREED INSTALLMENT OF THE LOAN ON DUE DATE/S, THE BANK OR RBI WILL HAVE AN UNQUALIFIED RIGHT TO DISCLOSE OR PUBLISH MY NAME AS DEFAULTER IN SUCH MANNER AND THROUGH SUCH MEDIUM AS THE BANK OR RBI IN THEIR ABSOLUTE DISCRETION MAY THINK FIT.

- E) মই /আমি বেংকৰ যিকোনো কৰ্মচাৰী সদস্যক বেংকৰ সহায়ত মোৰ মালিকানাধীন / ক্ৰয় কৰা সঁজুলি, মোক মঞ্জুৰ কৰা অন্যান্য সম্পত্তি ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নকৰালৈকে পৰিদৰ্শন কৰিবলৈ অনুমতি দিওঁ আৰু এনে কৰ্মচাৰীক তেওঁলোকে বিচৰা সকলো সঁজুলি / সম্পত্তিৰ যাৱতীয় তথ্য প্রদান কৰিব।

I/WE PERMIT ANY STAFF MEMBER OF THE BANK TO INSPECT EQUIPMENTS, OTHER PROPERTIES OWNED / PURCHASED OUT OF BANK'S ASSISTANCE UNTILL FULL REPAYMENT OF THE LOAN THAT MAY BE GRANTED AND ALSO TO FURNISH TO SUCH STAFF ALL THE PARTICULARS AND INFORMATION ABOUT THE EQUIPMENT / ASSETS DESIRED BY THEM.

- F) মই / আমি ইয়াৰ দ্বাৰা জনাওঁ যে কানাড়া বেংকৰ পৰা নগদ জমা / নগদ উলিওৱা / ধন হস্তান্তৰ / পৰিচয় প্ৰমাণ সেৱা আদিৰ সুবিধা লাভৰ উদ্দেশ্যত আধাৰ ভিত্তিক প্ৰমাণীকৰণ ব্যৱস্থাৰ সৈতে নিজকে প্ৰমাণীকৰণ কৰাত মোৰ কোনো আপত্তি নাই আৰু আধাৰ ভিত্তিক প্ৰমাণীকৰণৰ বাবে মোৰ আধাৰ নম্বৰ, বায়'মেট্ৰিক আৰু /বা এককালীন পিন (অ'টিপি) তথ্য প্রদান কৰিবলৈ সন্মতি দিছো।

I/WE HEREBY STATE THAT I HAVE NO OBJECTION IN AUTHENTICATING MYSELF WITH AADHAAR BASED AUTHENTICATION SYSTEM AND CONSENT TO PROVIDING MY AADHAAR NUMBER, BIOMETRIC AND/OR ONE TIME PIN(OTP) DATA FOR AADHAAR BASED AUTHENTICATION FOR THE PURPOSES OF AVAILING OF THE CASH DEPOSIT/CASH WITHDRAWAL/MONEY TRANSFER/IDENTIFICATION PROOF SERVICES, ETC FROM CANARA BANK.

- G) মই / আমি বুজি পাওঁ যে মই প্ৰমাণীকৰণৰ বাবে প্রদান কৰা বায়'মেট্ৰিক্স আৰু / বা অ'টিপি কেৱল সেই নিৰ্দিষ্ট লেনদেনৰ বাবেহে ব্যৱহাৰ কৰা হ'ব অন্য কোনো উদ্দেশ্যৰ বাবে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থাৰ জৰিয়তে মোৰ পৰিচয় প্ৰমাণীকৰণৰ বাবে ব্যৱহাৰ কৰা নহ'ব।

I/WE UNDERSTAND THAT THE BIOMETRICS AND/OR OTP I PROVIDE FOR AUTHENTICATION SHALL BE USED ONLY FOR AUTHENTICATING MY IDENTITY THROUGH THE AADHAAR AUTHENTICATION SYSTEM FOR THAT SPECIFIC TRANSACTION AND FOR NO OTHER PURPOSES.

- I) কল্যাণমূলক সেৱাকে ধৰি ৰাজহুৱা সেৱা প্রদানত নিয়োজিত সংস্থাসমূহৰ সৈতে মই UIDAI ক প্রদান কৰা UIDAI ভাগ-বতৰা কৰা তথ্যৰ প্ৰতি মোৰ / আমাৰ কোনো আপত্তি নাই।

I/WE HAVE NO OBJECTION TO THE UIDAI SHARING INFORMATION PROVIDED BY ME TO THE UIDAI WITH AGENCIES ENGAGED IN DELIVERY OF PUBLIC SERVICES INCLUDING WELFARE SERVICES.

স্থান :

PLACE:

তাৰিখ :

DATE :

আবেদনকাৰীৰ স্বাক্ষৰ

SIGNATURE OF THE APPLICANT

FOR THE USE OF THE BRANCH**APPRAISAL/SANCTION REPORT**

শাখাৰ ব্যৱহাৰৰ বাবে

মূল্যায়ন / মঞ্জুৰী প্ৰতিবেদন

- পাৰ্টিৰ নাম :
NAME OF THE PARTY:
- ঋণৰ উদ্দেশ্য :
PURPOSE OF LOAN:
- ঋণ পৰিমাণ টকাত
LOAN AMOUNT Rs.....
- বছৰি সুতৰ হাৰ, সৰল / চক্ৰবৃদ্ধি
RATE OF INTEREST % p.a. Simple / Compound
- টকাৰ (..... টকা) ৰাজসাহায্য এজেন্সিৰ পৰা গ্ৰহণ কৰা হৈছে।
SUBSIDY OF Rs..... (Rs.....). IS AVAILABLE FROM..... AGENCY.

6. মার্জিন :**MARGIN:****7. প্ৰতিভূতি (প্ৰতিভূতিৰ প্ৰকৃতি আৰু মূল্য)****SECURITY: (Nature & value of security)****8. পৰিশোধৰ সূচী****REPAYMENT SCHEDULE****8.1 ঋণৰাশি তলত দিয়াৰ দৰে পৰিশোধ কৰা হ'ব :**

THE LOAN HAS TO BE REPAYED AS UNDER :

☐ মাহৰ ভিতৰত পৰিশোধ। কিস্তি : ☐ মাহেকীয়া ☐ ত্ৰিমাসিক ☐ ছয়মাহিলি ☐ বাৰ্ষিক ব্যৱধানত।পৰিশোধৰ ছুটীৰ সময়সীমা : মূলধন ☐ মাহ, সুত ☐ মাহৰ কিস্তি ☐ টকা।পৰিশোধ : প্ৰথম কিস্তি আৰম্ভ হ'ব ☐ বৰ্ষৰ পৰা আৰম্ভ কৰি বৰ্দ্ধিত হ'ব যিটো ☐ বৰ্ষৰ পৰা আৰম্ভ হ'ব।

REPAYMENT WITHIN ☐ months. Installments at : MONTHLY ☐ QUARTERLY ☐ HALF-YEARLY ☐ YEARLY ☐ INTERVAL REPAYMENT HOLIDAY PERIOD: PRINCIPAL ☐ months, INTEREST ☐ months Installment Amt. Rs. ☐ REPAYMENT : 1st INST. COMMENCING FROM ☐ ACCRUED INT. COMMENCING FROM ☐

8.2 চলিত সীমা : ভিতৰত বাৰ্ষিক (মাহ) সুত জাৰি কৰা হ'ব। মাহৰ ভিতৰত প্ৰতিটো ড্ৰৱেল ক্লিয়েৰ কৰা হ'ব।

RUNNING LIMIT: INTEREST TO BE SERVICED YEARLY DURING..... (MONTH). EACH DRAWAL TO BE CLEARED WITHIN..... MONTHS.

☐ মই / আমি এইটো / বিষয়টো (তাৰিখ) ত কৃষিপাম পৰিদৰ্শন কৰিলো।

I/WE / AEO/ OFFICER HAVE / HAS INSPECTED THE FARM ON (date).

☐ তেওঁ / তেখেতৰ পূৰ্বৰ লেনদেন সন্তোষজনক (নতুন পাৰ্টিৰ বাবে প্ৰযোজ্য নহয়)

HIS / HER PREVIOUS DEALING IS SATISFACTORY (NOT APPLICABLE FOR NEW PARTY).

☐ প্ৰস্তাৱিত কাম-কাজত পাৰ্টিৰ বছৰৰ অভিজ্ঞতা আছে।

PARTY HAS YEARS OF EXPERIENCE IN THE PROPOSED ACTIVITY.

☐ প্ৰকল্পটো আৰ্থিকভাৱে অনুকূল আৰু আবেদনকাৰীৰ দ্বাৰা দিয়া অনুমান গ্ৰহণযোগ্য।

PROJECT IS ECONOMICALLY VIABLE & THE PROJECTIONS GIVEN BY THE APPLICANT IS ACCEPTABLE

☐ নাবাৰ্ডৰ পুনঃবিত্তীয় সাহায্যৰ অধীনত অগ্ৰিম ধন সামৰি লোৱাৰ বাবে যোগ্য / যোগ্য নহয়

THE ADVANCE IS ELIGIBLE/NOT ELIGIBLE FOR COVER UNDER NABARD REFINANCE

☐ আমি সকলো প্ৰাসংগিক ৰেকৰ্ড পৰীক্ষা কৰাৰ কথা নিশ্চিত কৰো।

WE CONFIRM HAVING VERIFIED ALL THE RELEVANT RECORDS.

☐ নিৰ্ধাৰিত বাৰ্ষিক আয় টকা

ASSESSED ANNUAL INCOME Rs.....

☐ এই মঞ্জুৰীৰ অধীনত ঋণীৰ ঋণ প্রতিশ্রুতি পূৰণ কৰিবলৈ তথা ঋণীৰ আয় সৃষ্টি আৰু পৰিশোধ ক্ষমতাৰ বিষয়ে বোধগম্য হৈ মই / আমি নিজকে সন্তুষ্ট হৈছো।

I/WE HAVE SATISFIED OURSELVES ABOUT THE INCOME GENERATION AND REPAYMENT CAPACITY OF THE BORROWER TO MEET THE LOAN COMMITMENT UNDER THIS SANCTION.

☐ বৰ্তমানৰ মানক অনুসৰি এই একউণ্ট PAIS / RWBCIS / PMFBY / CGFMU ৰ অধীনত সামৰি ল'বলৈ লিপিবদ্ধ কৰিছে।

WE NOTE TO COVER THE ACCOUNT UNDER PAIS / RWBCIS / PMFBY / CGFMU AS PER EXISTING NORMS.

মই / আমি শ্রী / শ্রীমতী..... ৰ ওপৰত উল্লেখিত চৰ্ত আৰু চৰ্তাৱলী অনুসৰি বছৰি সূতৰ হাৰত টকা অনুমোদন জনালো / মঞ্জুৰ কৰিলো।

I/WE RECOMMEND/HAVE SANCTIONED A LOAN OF Rs..... @..... p.a. AS...
PER THE TERMS AND CONDITIONS DETAILED ABOVE TO SRI/SMT.....

স্থান :

PLACE:

তাৰিখ :

DATE:

এইঅ' / বিষয়া

EO/OFFICER

প্ৰবন্ধক / জ্যেষ্ঠ প্ৰবন্ধক

MANAGER/ SENIOR MANAGER

ঋণীৰ ঋণ চৰ্ত গ্ৰহণ

BORROWER's ACCEPTANCE TO LOAN TERMS

ওপৰত দিয়াৰ দৰে মঞ্জুৰী স্মাৰকপত্ৰত সন্মতি

AGREE TO THE SANCTION MEMORANDUM AS ABOVE.

স্থান :

PLACE:

তাৰিখ :

DATE:

আবেদনকাৰীৰ স্বাক্ষৰ

SIGNATURE OF THE APPLICANT

কাৰ্যালয়ৰ কপি

OFFICE COPY

..... তাৰিখে আবেদন গ্ৰহণ কৰা হৈছে

APPLICATION RECEIVED ON :.....

টোকেন সেৱা তাৰিখে জাৰি কৰা হৈছে

TOKEN OF SERVICE ISSUED ON:

দস্তাবেজ / সবিশেষ বিচৰা হৈছে

PAPERS/DETAILS CALLED FOR :

APPLICATION

INWARD No.

কাৰ্যালয় কপি
OFFICE COPY

কানাড়া বেংক
CANARA BANK

..... শাখা / BRANCH

.....

..... টকা পৰ্যন্ত ঋণ সুবিধাৰ বাবে আবেদন পত্ৰ স্বীকাৰ প্ৰাপ্তি

ACKNOWLEDGEMENT FOR RECEIPT OF APPLICATIONS FOR CREDIT FACILITY UPTO Rs 2,00,000/- .

প্ৰতি

To

শ্ৰী / শ্ৰীমতী

Mr./ Ms.....

.....

.....

মহাশয়,

ঋণ সুবিধাৰ বাবে আপোনাৰ আবেদন পত্ৰৰ স্বীকাৰ প্ৰাপ্তি কৰিছে।

এতিয়াৰ পৰা দিন / সপ্তাহৰ ভিতৰত উক্ত আবেদন পত্ৰৰ ওপৰত আমাৰ সিদ্ধান্তৰ বিষয়ে আপোনাক জনাবলৈ প্ৰয়াস কৰা হ'ব।

Dear Sir,

We acknowledge receipt of your application for credit facility

It will be our endeavour to convey our decision on the said application within..... days/weeks from now.

তাৰিখ :

DATE:

স্থান

PLACE:

প্ৰবন্ধক / জ্যেষ্ঠ প্ৰবন্ধক / মুখ্য প্ৰবন্ধক

MANAGER / SR.MANAGER / CHIEF MANAGER